

# জীৱাণুসাৰ আৰু ইয়াৰ ব্যৱহাৰ

শ্ৰীমতী বিভা ওজা  
শ্ৰী স্বপন কুমাৰ শৰ্মা  
শ্ৰী গুণ্ঠন গণে

কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি  
অসম কৃষি বিশ্ববিদ্যালয়  
চিলাপথাৰ



(জনজাতীয় উপ-আঁচনিৰ অধীনত কেন্দ্ৰীয় শুল্ক ভূমি কৃষি গবেষণা প্রতিষ্ঠান (CRIDA),  
ভাৰতীয় কৃষি গবেষণা পৰিষদ (ICAR) ৰ আৰ্থিক অনুদানত মুদ্ৰিত)

## জীৱাণুসাৰ :

জৈৱিক কৃষিৰ এক অনবদ্য উপাদান জীৱাণুসাৰ হৈছে বাহক পদ্ধতিৰ লগত মিহলি কৰা কিছুমান উপকাৰী অণুজীৱৰ কোষ, যি নাইট্ৰ'জেন যোগান কাৰণ, ফচফেট দ্রৰীভূতকৰণ, ফচফেট সৰবৰাহকৰণ, গচ বৃক্ষিকাৰী যৌগৰ উৎপাদন বা উদ্ভিদৰ সৰাপাত জাৰৰ জোঁথৰ আদিৰ পচন ঘটাই শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। দৰচালতে, জীৱাণুসাৰ বিলাক পোনপতীয়াকৈ উদ্ভিদৰ পুষ্টি যোগান ধৰা সাৰ নহয়। এইবিলাক হ'ল বাহক পদ্ধতি আৰু কিছুমান বেক্টেৰীয়া, ভেঁকুৰ আদি অণুজীৱৰ সংমিশ্ৰণ। অণুজীৱ হৈছে, জীৱাণুসাৰৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান।

## জীৱাণুসাৰৰ উপকাৰীতা :

- ১। কম খৰচী আৰু পৰিবশেৰ লগত খাপ খোৱা।
- ২। প্ৰতি হেক্টেৰ মাটিত প্ৰতিটো শস্যত ২০-৪০ কিঃ গ্ৰাম নাইট্ৰ'জেন যোগান ধৰিব পাৰে।
- ৩। কিছুমান পুষ্টিকাৰক উপাদান অদ্বৰীভূত অৱস্থাৰ পৰা দ্রৰীভূত কৰাৰ লগতে এঠাইৰ পৰা আনঠাইলৈ উদ্ভিদৰ খাদ্য সৰবৰাহ কৰিব পাৰে।
- ৪। মাটিৰ উৰ্বৰা শক্তি বজাই ৰাখে।
- ৫। ৰাসায়নিক সাৰৰ পৰিমাণ ২৫-৩০ শতাংশলৈকে কমাব পাৰি।
- ৬। খাদ্যশস্যৰ উৎপাদন ১০-৪০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিব পাৰি।
- ৭। উদ্ভিদৰ সৰাপাত, জাৰৰ জোঁথৰ সোনকালে পচন ঘটাব পাৰি।
- ৮। প্ৰয়োগ প্ৰণালী সহজ আৰু খেতিয়াকৰ বাবে সুবিধাজনক।

## জীৱাণুসাৰৰ প্ৰকাৰ :

### (ক) নাইট্ৰ'জেনযুক্ত জীৱাণুসাৰ

#### ১। ৰাইজ'বিয়াম :

সহজীৱি, শিপাত টেমুনা সৃষ্টিকাৰী বেক্টেৰীয়া। প্ৰতি হেক্টেৰ মাটিত ৫০-১০০ কিঃ গ্ৰাম নাইট্ৰ'জেন যোগান ধৰিব পাৰে। মাহ জাতীয় শস্যৰ উৎপাদন ১০-৩৫ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে। মাহজাতীয় শস্যৰ পিছত কৰা খেতিৰ বাবেও অৱশিষ্ট নাইট্ৰ'জেনৰ যোগান ধৰে।

#### ২। এজ'ট'বেক্টাৰ :

মুক্ত অৱস্থাত থকা নাইট্ৰ'জেন যোগানকাৰী অণুজীৱ। ই বায়ুমণ্ডলৰ পৰা ২০-২৫ শতাংশ নাইট্ৰ'জেন যোগান ধৰি শস্যৰ উৎপাদন ১০-১৫ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে এই বিধি জীৱাণুসাৰ ঘেৱ, মাকে, কপাহ, কুঁহিয়াৰ, বিভিন্ন ধৰণৰ শাক-পাচলি আদিত প্ৰয়োগ কৰিব পাৰি।

#### ৩। এজ'স্পা'ইৰিলাম :

প্ৰধানকৈ ঘাঁহজাতীয় আৰু ধান জাতীয় শস্যৰ শিপাত লাগি থাকি প্ৰায় ২০-২৫ কিঃ গ্ৰাম নাইট্ৰ'জেন প্ৰতি হেক্টেৰ মাটিত যোগান ধৰিব পাৰে। শস্যৰ উৎপাদন কমেও ১০-১৫ শতাংশ বৃদ্ধি কৰিব পাৰে। প্ৰধানকৈ ধান, কুঁহিয়াৰ, বিভিন্ন ধৰণৰ শাক-পাচলি আদিত ব্যৱহাৰ কৰা হয়।

#### ৪। নীল সেউজীয়া শেলাই :

প্রধানকৈ পানী ধৰি ৰাখিব পৰা ধানখেতিৰ মাটিত প্ৰয়োগ কৰিলে অণুজীৱিধে ভালদৰে বংশ বৃদ্ধি কৰিব পাৰে। এটা ডাঠ শেলাইৰ প্রলেপে ২০-৩০ কিঃ গ্ৰাম নাইট্ৰজেন প্ৰতি হেক্টাৰ মাটিত যোগান ধৰি ১০-১৫ শতাংশ উৎপাদন বৃদ্ধি কৰিব পাৰে।

#### ৫। এজ'লা :

এইবিধি জীৱাণুসাৰ ধানখেতিত দুটা উদ্দেশ্যত প্ৰয়োগ কৰা হয়। শস্যৰ উৎপাদন বৃদ্ধি কৰিবলৈ নাইট্ৰজেন যোগান ধৰাৰ ওপৰিও ই মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণো বৃদ্ধি কৰে।

#### (খ) ফচ্ফৰাচ জীৱাণুসাৰ –

ফচ্ফেট দ্রবীভূতকাৰী অণুজীৱ : ই অদ্রবীভূত অৱস্থাত থকা ফচ্ফেট দ্রবীভূত কৰি উত্তীৰ্ণক যোগান ধৰে। শস্যৰ উৎপাদন ১০-২০ শতাংশলৈকে বৃদ্ধি কৰিব পাৰে। সকলো ধৰণৰ খাদ্য শস্যতেই প্ৰয়োগ কৰিব পাৰি।

#### জীৱাণুসাৰ প্ৰয়োগ পদ্ধতি—

- ১। **পুলিৰ শিপা শোধন পদ্ধতি :** এই পদ্ধতিত প্ৰয়োজনীয় জীৱাণুসাৰখিনি পানীৰ লগত মিহলি কৰি, পুলিৰ শিপা বিলাক ডুব যোৱাকৈ প্ৰায় দুঘণ্টা সময় ৰাখিব লাগে। তাৰ পিছত পুলি



বিলাক উঠাই নি ৰুব লাগে। ধানখেতি আৰু অন্যান্য শাক-পাচলিৰ পুলিৰ ক্ষেত্ৰত এনে নিয়মেৰে এই সাৰ প্ৰয়োগ কৰিব পাৰি।

- ২। **বীজত প্রলেপ লগোৱা পদ্ধতিঃ** এই পদ্ধতি বিশেষকৈ মাহজাতীয় শস্য, সৱিয়হ আদিৰ ক্ষেত্ৰত কৰা হয়। এই পদ্ধতিত প্ৰয়োজনীয় সাৰখিনি কম পৰিমাণৰ পানীত মিহলি কৰি বীজখিনি তাত লেটিয়াই দিব লাগে। বীজৰ গাত যেতিয়া এটা প্রলেপ লাগি যাৰ তেতিয়া তাক ছাঁত শুকুৱাই লৈ প্ৰায় দুঘণ্টামানৰ পিছত সিচিব লাগে।

### ৩। মাটিত প্রয়োগ পদ্ধতি : দুই ধরণেরে প্রয়োগ কৰিব পাৰি –

- (ক) পানী থকা মাটিত ১-২ কেজি জীৱাণুসাৰ ২৫ লিঃ পানীত মিহলাই ১ হেক্টৰ মাটিত  
সমভাবে ছতিয়াই দিব লাগে আৰু তাৰ পিছত শস্য ৰূব লাগে।
- (খ) জীৱাণুসাৰ ৫ কেজি ৫ লিটাৰ পানীত মিহলাই লৈ ২০ কেজি মাটি সেই মিশ্রণটোত  
যোগ দিব লাগে। এতিয়া এই সাৰখিনি এক হেক্টৰ মাটিত সমভাবে ছতিয়াই দিব লাগে।

জীৱাণুসাৰ ব্যৱহাৰ কৰোতে লব লগা সাৰধানতা সমূহ :-

- ১। জীৱাণুসাৰ কেতিয়াও ৰাসায়নিক সাৰৰ  
লগত ৰাখিব নালাগে আৰু প্রয়োগ  
কৰোতেও একেলগে প্রয়োগ কৰিব  
নালাগে।
- ২। যিটো শস্যত যিটো জীৱাণুসাৰৰ প্রয়োজন  
সেইটোহে প্রয়োগ কৰিব লাগে, অন্যথা  
খৰচহে বৃদ্ধি হয়।
- ৩। জীৱাণুসাৰৰ পেকেটত লিখি থোৱা প্ৰস্তুত  
কৰণ (Date of Manufacture) আৰু ম্যাদ ওকলা তাৰিখ (Date of Expire) চাইহে  
কিনিব লাগে।
- ৪। প্ৰস্তুতকৰণ তাৰিখৰ পৰা ছমাহৰ ভিতৰতহে এই সাৰ প্রয়োগ কৰিব লাগে।
- ৫। এবাৰ পেকেটটো খুলাৰ পিছত, সমুদায় ব্যৱহাৰ কৰিব লাগে।
- ৬। সদায় ছাঁত ৰাখিব লাগে।



### সম্পাদনা সমিতি —

সম্পাদক : গুৱাহাটী গণভূপল গণভূপল, আঁচনি সমন্বয়ক (তত্ত্বাবধায়ক),  
কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজি

সহস্র সম্পাদক : ড° পল্লী কুমাৰ শৰ্মা, মুখ্য বিজ্ঞানী, (AICRPDA),  
বিশ্বনাথ কৃষি মহাবিদ্যালয়

: ড° ৰঞ্জিত কুমাৰ সাউদ, সহযোগী সঞ্চালক, সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়  
: মনোৰঞ্জন গণভূপল, বিষয় বস্তু বিশেষজ্ঞ (গার্হস্থ্য বিজ্ঞান)

সদস্য : ডাঃ অসীম কুমাৰ শইকীয়া, বিভা ওজা, বিনীতা কোৰৰ, স্বপন কুমাৰ শৰ্মা  
অলংকৰণ : বিষ্ণু নাৰায়ণ ফুকন, আঁচনি সহায়ক (কম্পিউটাৰ)

আঁচনি সমন্বয়ক, কৃষি বিজ্ঞান কেন্দ্ৰ, ধেমাজিৰ দ্বাৰা প্ৰকাশিত ও প্ৰচাৰিত